

AMINES & PLASTICIZERS LIMITED

(ISO 9001:2015, ISO 14001:2015, ISO 45001:2018 CERTIFIED COMPANY)

February 13, 2023

To, **BSE Limited,**Phiroze Jeejeebhoy Towers,
Dalal Street, **Mumbai – 400 001.**

Scrip Code: 506248

Dear Sir / Madam,

<u>Sub: Newspaper Advertisement – Publication of Unaudited Standalone and Consolidated Financial Results.</u>

Pursuant to Regulation 47 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, please find enclosed a copy of Unaudited Standalone and Consolidated financial results published on February 12, 2023 in Financial Express (English) and Dainandin Barta (Assamese) Newspapers.

Thanking you, Yours faithfully, For **AMINES & PLASTICIZERS LIMITED**

Ajay Puranik President (Legal) & Company Secretary

FCS No.: 4288 Encl: As above.

CORPORATE OFFICE: 'D' BUILDING, 6[™] FLOOR, SHIV SAGAR ESTATE, DR. ANNIE BESANT ROAD, WORLI, MUMBAI - 400 018. PHONE: +91-22-6221 1000 • FAX: +91-22-2493 8162 • E-MAIL: info@amines.com
WEBSITE: www.amines.com • CIN No.: L24229AS1973PLC001446

REGD. OFFICE: T-11, 3RD FLOOR, GRAND PLAZA, PALTAN BAZAR, G. S. ROAD, GUWAHATI - 781008, ASSAM.

FE SUNDAY

ARUNIS ABODE LIMITED

CIN: L70100GJ1994PLC021759 Regd. Office: Desai House, Survey No.2523, Coastal Highway, Umersadi, Killa Pardi, Valsad-396125, Gujarat, India.

Mobile No.: +91-70456 77788; +91-91678 69000; Email: corporate@arunis.co; Website: www.arunis.co Extract of Unaudited Standalone and Consolidated Financial Results for the guarter and nine months ended 31.12.2022 (Rs. in Lakh) except EPS

	Particulars	Quarter Ended 31.12.2022 (Unaudited)	Nine months ended 31.12.2022 (Unaudited)	Ended 31.12.2021	Quarter Ended 31.12.2022 (Unaudited)	Nine months ended 31.12.2022 (Unaudited)	Ended 31.12.2021
1	Total income from operations (net)	138.91	248.15	40.70	138.91	249.11	40.85
2	Net Profit /(loss) for the period (before tax, Exceptional and /or Extra ordinary items) Net Profit /(loss) for the period before tax	98.38	19.09	22.30	93.35	12.30	22.44
ľ	(after Exceptional and /or Extra ordinary items)	98.38	19.09	22.30	93.35	12.30	22.44
4	Net Profit /(loss) for the period after tax (after Exceptional and /or Extra ordinary items)	94.45	13.79	17.36	89.42	7.00	17.51
5	Total Comprehensive Income for the period [(comprising profit/(loss) for the period (after tax)		40.70	47.00		7.00	
6	and other comprehensive income (after tax)] Paid up Equity Share Capital	94.45	13.79	17.36	89.42	7.00	17.51
ľ	(Face value of Rs. 10/- each)	300.00	300.00	300.00	300.00	300.00	300.00
7	Reserves (excluding Revaluation Reserves as per Balance Sheet of previous accounting year)	_	_	_	_	_	_
8	Earning per Equity share of Rs. 10/- each			0.50			0.50
	(a) Basic (b) Diluted	3.15 3.15			2.98 2.98	0.23 0.23	0.58 0.58
Not	es:						

The above is an extract of the detailed format of the Unaudited Standalone and Consolidated Financial Results of the Company for the guarter and nine months ended 31.12.2022 filed with BSE Ltd. under Regulation 33 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015. The full format of the said Financial Results are available on BSE Ltd. website viz. www.bseindia.com and on the Company's website viz. www.arunis.co

The above Unaudited Standalone and Consolidated Financial Results were reviewed by the Audit Committee and approved by the Board of Directors in their respective meetings held on 10.02.2023 and the Statutory Auditors of the Company have carried out 'Limited Review' of the same Previous periods figures have been rearranged/regrouped wherever considered necessary to confirm to the presentation of the current period. For Arunis Abode Limited

Dhara D. Desai Place : Mumbai Managing Director Date: 11.02.2023 DIN: 02926512



THE TATA POWER COMPANY LIMITED

Corporate Identity No. (CIN): L28920MH1919PLC000567 Regd. Office: Bombay House, 24, Homi Mody Street, Mumbai 400 001. Tel: +91 22 6665 8282 Email: tatapower@tatapower.com Website: www.tatapower.com

POSTAL BALLOT NOTICE AND E-VOTING INFORMATION TO MEMBERS

Notice is hereby given that The Tata Power Company Limited ('Company') is seeking approval of its Members on the following resolutions through Postal Ballot

01.110.	type of nesolution	T atticulars
1.	Ordinary Resolution	Material Related Party Transaction(s) with PT Kaltim Prima Coal
2.	Ordinary Resolution	Material Related Party Transaction(s) with Tata Projects Limited
3.	Ordinary Resolution	Material Related Party Transaction(s) with Tata Steel Limited
4.	Ordinary Resolution	Material Related Party Transaction(s) between Industrial Energy Limited and Tata Steel Limited
5.	Ordinary Resolution	Material Related Party Transaction(s) between Tata Power Trading Company Limited and Maithon Power Limited
6.	Ordinary Resolution	Material Related Party Transaction(s) between Tata Power Delhi Distribution Limited and Tata Power Trading Company Limited

The Postal Ballot Notice is available on the website of the Company: www.tatapower.com, the relevant section of the website of BSE Limited ('BSE'): www.bseindia.com and National Stock Exchange of India Limited ('NSE'): www.nseindia.com on which the Equity Shares of the Company are listed and on the website of National Securities Depository Limited ('NSDL'): www.evoting.nsdl.com. In compliance with Sections 108, 110 and other applicable provisions, if any of the Companies Act, 2013 (including any statutory modification or re-enactment thereof for the time being in force), read with Rules 20 and 22 of the Companies (Management and Administration) Rules, 2014, Regulation 44 of the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015, Secretarial Standard on General Meetings issued by The Institute of Company Secretaries of India ("\$\$-2"), each as amended, and in accordance with the requirements prescribed by the Ministry of Corporate Affairs for holding general meetings/conducting postal ballot process through e-Voting vide General Circular Nos.14/2020 dated April 8. 2020, 17/2020 dated April 13, 2020, 22/2020 dated June 15, 2020, 33/2020 dated September 28, 2020, 39/2020 dated December 31, 2020, 10/2021 dated June 23, 2021, Circular Nos.20/2021 dated December 8, 2021, 3/2022 dated May 5, 2022 and 11/2022 dated December 28, 2022, the Company is providing remote e-Voting facility to all its Members to enable them to cast their votes electronically on all the resolutions set forth in the Notice instead of submitting the physical Postal Ballot form. The Company has, on Saturday, February 11, 2023, completed dispatch of the Postal Ballot Notice dated February 3, 2023 seeking approval of the Members of the Company by e mail only to the Members whose names appear in the Register of Members / List of Beneficial Owners as received from National Securities Depository Limited ("NSDL"), Central Depository Services (India) Limited ('CDSL') and TSR Consultants Private Limited, the Company's Registrar and Transfer Agent ('RTA') and whose e-mail addresses are available with the Company as on Friday, February 3, 2023 ("Cut-off date"). The voting rights shall also be reckoned on the paidup value of shares registered in the name(s) of the Members as on the Cut-off date. Accordingly, a physical copy of the Notice along with Postal Ballot form and prepaid business reply envelope, have not been sent to the Members for this postal ballot.

The Company has engaged the services of NSDL for providing remote e-Voting facilities to the Members, enabling them to cast their vote electronically and in a secure manner. The remote e-Voting shall commence on Sunday, February 12, 2023 at 9:00 a.m. (IST) and shall end on Monday, March 13, 2023 at 5:00 p.m. (IST). The remote e-voting facility will be disabled by NSDL immediately thereafter and will not be allowed beyond the said date and time. Members are requested to record their Assent (FOR) or Dissent (AGAINST) through the remote e-Voting process not later than 5:00 p.m. (IST) on Monday, March 13, 2023. During this period, Members of the Company holding shares either in physical or electronic form, as on the Cut-off date, shall cast their vote electronically. The voting rights of the Members shall be in proportion to their share of the paid-up Equity share capital of the Company as on the Cut-Off Date. Once the vote on the Resolution is cast by a Member, the Member shall not be allowed to change it subsequently.

To facilitate Members to receive this Notice electronically, the Company has made special arrangement with the RTA, for registration of e-mail addresses in terms of the MCA Circulars. Eligible Members who have not registered their e-mail address with the Company may register the same with the RTA on or before 5:00 p.m. (IST) on Monday, March 6, 2023 basis which NSDL will provide the Member with a copy of the Notice. The procedure to register e-mail address with the RTA and the procedure of remote e-Voting is provided in the Notice.

The Board of Directors of the Company has appointed Mr. P. N. Parikh (Membership No. FCS 327, CP No. 1228) or failing him, Ms. Jigyasa N. Ved (Membership No. FCS 6488, CP No. 6018) or failing her, Mr. Mitesh Dhabliwala (Membership No. FCS 8331, CP No. 9511) of Parikh & Associates, Practising Company Secretaries, as the Scrutinizer to scrutinize the postal ballot process in a fair and transparent manner.

The Results of the voting conducted through Postal Ballot (through the remote e-Voting process) along with the Scrutinizer's Report will be announced on or before Wednesday. March 15, 2023. The same will be displayed on the website of the Company: www.tatapower.com, the website of NSDL: www.evoting.nsdl.com and shall also be communicated to BSE and NSE, where the Company's Equity Shares are listed and be made available on their respective websites viz. www.bseindia.com and www.nseindia.com. Additionally, the result will also be placed on the notice board at the Registered Office of the Company.

Incase of any queries, you may refer to the Frequently Asked Questions (FAQs) for Shareholders and e-Voting user manual for Members available at the download section of www.evoting.nsdl.com or call on toll free nos.: 1800 1020 990 or 1800 22 44 30 or send a request to Ms. Pallavi Mhatre, Senior Manager - NSDL or Mr. Amit Vishal, Assistant Vice President - NSDL at evoting@nsdl.co.in.

By order of the Board of Directors, For The Tata Power Company Limited H. M. Mistry Company Secretary

b)Diluted

Date : February 10, 2023

also on Stock exchange website: www.bseindia.com.

Dated: February 11, 2023 Place: Mumbai

SI No. Type of Resolution

indianexpress.com MAYURBHANJ TRADES AND AGENCIES LIMITED Regd. Office: 7 WATERLOO STREET, 2ND FLOOR, KOLKATA-700069 CIN:-L24117WB1979PLC023322 Website: www.mayurbhanjtrades.in; Email:info.mayurbhanj@gmail.com; Ph No.: 033 2248 0602

	for the Quarter and nine months ended December 31, 2022								
S. No	Particulars	Quarter ended 31-Dec-2022	Nine months ended 31-Dec-2022	Quarter ended 31-Dec-2021					
_		(Unaudited)	(Unaudited)	(Unaudited)					
1	Total income from operations (net)	3.76	29.12	14.78					
2	Net Profit/ (Loss) for the quarter/year(before Tax, Exceptional and/or Extraordinary Items)	41.18	40.88	0.47					
3	Net Profit/(Loss) for the quarter/year before tax (after Exceptional and/or Extraordinary Items)	41.18	40.88	0.47					
4	Net Profit/(Loss) for the period after tax (after Exceptional and/or Extraordinary Items)	41.18	40.94	0.47					
5	Total Comprehensive Income for the period [Comprising Profit / (Loss) for the period (after tax) and Other Comprehensive Income (after tax)]	41,18	40.94	0.47					
6	Equity Share Capital	20.00	20.00	20.00					
7	Reserves (excluding Revaluation Reserve) as shown in the Audited Balance Sheet of the previous year	** **							
8	Earnings Per Share (of Rs. 10/- each) (for continuing and discontinued operations) -								
	Basic:	20.59	20.47	0.24					
	Diluted :	20.50	20.47	0.24					

 a) The above is an extract of the detailed format of Quarterly Financial Results filed with the Stock Exchanges under Regulation 33 of the SEBI (Listing and Other Disclosure Regularements) Regulations, 2015. The full format of the Quarterly Financial Results are available on the websites of the Stock Exchange(s) and the listed entity www.mayurbhanjtrades.in.

Ind AS compliant Financial results for the quarter and nine months ended December 31, 2022 were reviewed

by the Audit Committee and approved by the Board of Directors of the Company at their respective meetings For and on behalf of the Board of Directors

Harendra Singh (DIN -06870959) Date: February 11, 2023 Whole-Time Director Place: Kolkata

'IMPORTANT''

Whilst care is taken prior to acceptance of advertising copy, it is not possible to verify its contents. The Indian Express (P) Limited cannot be held responsible for such contents, nor for any loss or damage incurred as a result of transactions with companies, associations or individuals advertising in its newspapers or Publications. We therefore recommend that readers make necessary inquiries before sending any monies or entering into any agreements with advertisers or otherwise acting on an advertisement in any manner whatsoever.



INGERSOLL-RAND (INDIA) LIMITED

Regd. Office: First Floor, Subramanya Arcade, No. 12/1, Bannerghatta Road, Bengaluru - 560 029. CIN: L05190KA1921PLC036321

Telephone: +91-80-46855100 Fax: +91-80-41694399 Website: www.irco.com

STATEMENT OF UNAUDITED FINANCIAL RESULTS FOR THE NINE MONTHS ENDED 31 DECEMBER 2022 (Rupees in Lakhs, except per equity share data)

Particulars	Quarter Ended 31 December 2022	Year to Date Figures for Current Nine Months Ended 31 December 2022	Corresponding Quarter Ended 31 December 2021		
— 100 2-22 2 3 3 2 2 3 3 2 3 3 3 3 3 3 3 3 3	(Unaudited)	(Unaudited)	(Unaudited)		
Total income	32,385	86,133	24,838		
Net Profit / (Loss) for the period (before Tax, Exceptional and/ or Extraordinary items)	6,478	15,599	3,858		
Net Profit / (Loss) for the period before Tax (after Exceptional and/ or Extraordinary items)	6,478	15,599	3,858		
Net Profit / (Loss) for the period after Tax (after Exceptional and/ or Extraordinary items)	4,796	11,553	2,860		
Total Comprehensive Income for the period [comprising profit / (loss) for the period (after tax) and other comprehensive income (after tax)]	4,811	11,596	2,826		
Equity Share Capital	3,157	3,157	3,157		
Earnings Per Share (of Rs.10/- each)	S. 705	37 W	(6)		

Place: Dubai

Place: Noida

Date: February 10, 2023

February 10, 2023

0.67

0.68

Diluted:

Basic:

The above is an extract of the detailed format of Unaudited Financial Results filed with the Stock Exchanges under Regulation 33 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015. The full format of the Unaudited Financial Results are available on the Stock Exchange websites www.nseindia.com and www.bseindia.com and on the Company's website (www.irco.com).

15.19

15.19

For and on behalf of the Board of Directors

Date: 10 February 2023

Amar Kaul Chairman

Standalone

36.60

36.60

AMRAPALI FILMS LIMITED CIN NO.L92111WB1975PLC030251

Regd. Office: 3-D, Duckback House, 41, Shakespeare sarani, Kolkata - 700 017 Website: www.http://amrapalifilms.com/;Email ID amrapalifilms@gmail.com;Phone No.0612-2672962 **Extract of Statement of Standalone Unaudited Financial Results** for the Quarter and nine months ended December 31, 2022 (In lakhs)

PARTICULARS	Quarter ended 31-Dec-2022		
	(Unaudited)	` ′	`
Total income from operations (net)	74.56	317.18	94.29
Net Profit/ (Loss) for the quarter			
(before Tax, Exceptional and/or			
Extraordinary Items)	18.24	89.37	71.39
Net Profit/(Loss) for the quarter before			
tax (after Exceptional and/or Extra			
ordinary Items)	18.24	89.37	71.39
Net Profit/(Loss) for the period after tax			
(after Exceptional and/or Extra			
ordinary Items)	18.24	89.37	71.39
Total Comprehensive Income for the			
period [Comprising Profit / (Loss) for			
the period (after tax) and Other			
Comprehensive Income (after tax)]	18.24	89.37	71.39
Equity Share Capital	4.02	4.02	4.02
Earnings Per Share (of Rs. 10/- each)			
Basic:	4.54	22.23	17.76
Diluted :	4.54	22.23	17.76

NOTES:

a) The above is an extract of the detailed format of Quarterly Financial Results filed with the Stock Exchanges under Regulation 33 of the SEBI (Listing and Other Disclosure Requirements) Regulations, 2015. The full format of the Quarterly Financial Results are available on the websites of the Stock Exchange and the listed entity www.amrapalifilms.com

b) Ind AS compliant Financial results for the quarter and nine months ended December 31, 2022 were reviewed by the Audit Committee and approved by the Board of Directors of the Company at their respective meetings held on February 11, 2023.

For and on behalf of the Board of Director

Date: 11.02.2023 Place: Kolkata

Ajay Kumar Kataruka **Whole-Time Director** (DIN-00269556)

B.A.G. Films and Media Limited

9.06

9.06

CIN: L74899DL1993PLC051841 Regd Office: 352, Aggarwal Plaza, Plot No. 8, Kondli, New Delhi-110096 Corp Office: FC-23, Sector-16A, Film City, Noida (UP)-201301 Website: www.bagnetwork24.in, e-mail: info@bagnetwork.in

Think First Extract of Unaudited Standalone and Consolidated Financial Results for the Quarter and Nine Months Ended December 31, 2022 (₹ in lakhs)

Consolidated

Quarter Ended Year Ended **Quarter Ended** Year Ended Nine Months Ended Nine Months Ended **Particulars** 31.12.2022 30.09.2022 31.12.2021 31.12.2022 31.12.2021 31.03.2022 31.12.2022 30.09.2022 31.12.2021 31.12.2022 31.12.2021 31.12.2021 31.03.2022 (Unaudited) (Unaudited) (Unaudited) (Unaudited) (Unaudited) (Unaudited) (Unaudited) (Unaudited) (Unaudited) (Audited) Total Income from operation (net) 851.30 789.76 769.07 2,516.32 2,301.05 3,468.57 2,930.71 2,405.05 3,694.31 7,450.10 8,195.82 12,076.99 Net Profit / (Loss) for the period (before Tax, 6.07 32.48 58.93 19.38 11.07 75.08 615.58 (305.84)737.82 (509.18)680.58 516.80 Exceptional and/or Extraordinary items) Net Profit / (Loss) for the period before tax 6.07 32.48 58.93 615.58 (305.84)19.38 11.07 75.08 737.82 (509.18)680.58 516.80 (after Exceptional and/or Extraordinary items Net Profit / (Loss) for the period after tax (12.00)46.48 620.94 (325.24)730.89 496.03 (4.39)22.13 50.03 (15.62)(532.81)658.74 (after Exceptional and/or Extraordinary items Total Comprehensive Income for the period (4.39) 22.13 50.03 (12.00)(15.62)46.48 620.94 (325.24)730.89 (532.81)658.74 496.03 [Comprising Profit / (Loss) for the period (after tax) and Other Comprehensive Income (after tax)] Equity Share Capital 3,956.66 3,956.66 3,956.66 3,956.66 3,956.66 3,956.66 3,956.66 3,956.66 3,956.66 3,956.66 3,956.66 3,956.66 Earnings Per Share (of ₹2/- each) (for continuing and discontinued operations) Basic (in ₹) (0.00)0.01 0.03 (0.01)(0.01)0.01 0.31 (0.16)0.37 (0.27)0.33 0.23 Diluted (in ₹) (0.00)0.01 0.03 (0.01)(0.01)0.01 0.27 (0.16)0.31 (0.27)0.28 0.20

Notes: 1. The above Unaudited Financial Results were reviewed by the Audit Committee and thereafter were approved and taken on record by the Board of Directors in their meeting held on 10th February, 2023.

2. The above is an extract of the detailed format of Unaudited Standalone and Consolidated Financial Results for the quarter and nine months ended on December 31, 2022 filed with the Stock Exchanges under Regulation 33 of the SEBI (Listing and Other Disclosure Requirements) Regulations, 2015. The full format of the Unaudited Standalone and Consolidated Financial Results for the quarter and nine months ended

December 31, 2022 are available to investors on the Stock Exchange websites www.nseindia.com and www.bseindia.com and also on the Company's website www.bagnetwork24.in 3. Previous quarter/year's figures have been regrouped / reclassified, wherever considered necessary.

DHAMAL

STANDALONE

For B.A.G. Films and Media Limited Sd/-**Anuradha Prasad Shukla**

Chairperson and Managing Director DIN: 00010716

(III) HARRISONS MALAYALAM LIMITED

CIN: L01119KL1978PLC002947 | Regd. Office: 24/1624, Bristow Road, Willingdon Island, Cochin - 682003, Kerala. Website: www.harrisonsmalayalam.com Email id: secretarial@harrisonsmalayalam.com Tel: 0484-2668023 Fax: 0484-2668024

STATEMENT OF STAND ALONE AND CONSOLIDATED UNAUDITED FINANCIAL RESULTS FOR THE QUARTER AND NINE MONTHS ENDED 31st DECEMBER, 2022

(₹: in lakhs)

SI. No.	Particulars	Quarte	r ended	Nine months ended	Year Ended	Quarte	r Ended	Nine Months Ended	Year Ended
		31.12.2022	31.12.2021	31.12.2022	31.03.2022	31.12.2022	31.12.2021	31.12.2022	31.03.2022
		Unaudited	Unaudited	Unaudited	Audited	Unaudited	Unaudited	Unaudited	Audited
1	Total Income from Operations	13361.33	11987.70	37343.61	47865.17	13361.33	11987.70	37343.61	47865.17
2	Net Profit/(Loss) before Tax, Exceptional & Extraordinary items	673.22	925.23	1,733.24	2295.22	672.77	924.86	1732.49	2308.95
3	Net Profit/(Loss) for the period before Tax (After Exceptional & Extra ordinary Items)	673.22	925.23	1,733.24	2295.22	672.77	924.86	1732.49	2308.95
4	Net Profit/(Loss) for the period after Tax (After Exceptional & Extra ordinary Items)	673.22	925.23	1,733.24	2295.22	672.77	924.86	1732.49	2308.95
5	Total Comprehensive Income for the period [Comprising Profit/(Loss) for the period (after tax) and Other Comprehensive Income (after tax)]	719.43	852.96	1,871.87	2284.79	718.98	852.59	1871.12	2298.52
6	Equity Share Capital (Face Value of Rs.10 each)	1845.43	1845.43	1845.43	1845.43	1845.43	1845.43	1845.43	1845.43
7	Reserves (excluding Revaluation Reserve as shown in the Audited Balance Sheet of previous year)	-	-	-	11955.11	-	-	-	11955.11
8	Earnings Per Share (after extraordinary items) (of Rs.10 each) Basic & Diluted	3.65	5.02	9.39	12.44	3.65	5.02	9.39	12.51

Note:- The above is an extract of the detailed format of Quarterly Financial Results filed with the Stock Exchanges under Regulation 33 of the SEBI (Listing Obligations & Disclosure Requirments) Regulations, 2015. The detailed financial results are available on the website of Bombay Stock Exchange (www.bseindia.com), National Stock Exchange of India Limited (www.nseindia.com) and the company (www.harrisonsmalayalam.com). For and on behalf of the Board of Directors

Sd/-Venkitraman Anand Cherian M. George

CONSOLIDATED

(DIN:07446834) Whole Time Director

(DIN:07916123) Whole Time Director

(Rs. in Lakhs except EPS)

AMINES & PLASTICIZERS LIMITED Reg. Office Add: T-11, 3RD FLOOR, GRAND PLAZA, PALTAN BAZAR, G. S. ROAD, GUWAHATI - 781 008, ASSAM. Corp. Office Add: 'D' Building, Shivsagar Estate, 6th Floor, Dr. Annie Besant Road, Worli, Mumbai - 400 018. CIN: L24229AS1973PLC001446 ||email: legal@amines.com|| website: https://www.amines.com|| Tel. 022 62211000|| Fax: 022 24938162 Extract of the Standalone and Consolidated Unaudited Financial Results for the Quarter and Nine Months ended 31st December, 2022

			Standa	llone		6	Consolidated						
		Quarter ende	d	Nine mo	nths ended	Year ended		Quarter ended		Nine mo	nths ended	Year ended	
PARTICULARS	31-Dec-2022	30-Sep-2022	31-Dec-2021	31-Dec-2022	31-Dec-2021	31-Mar-2022	31-Dec-2022	30-Sep-2022	31-Dec-2021	31-Dec-2022	31-Dec-2021	31-Mar-2022	
174KHOOD WG	Unaudited	Unaudited	Unaudited	Unaudited	Unaudited	Audited	Unaudited	Unaudited	Unaudited	Unaudited	Unaudited	Audited	
Total Income from operations	15,905.72	13,152.37	14,386.02	42,955.51	41,435.91	56,808.31	16,152.54	13,156.13	14,391.59	43,214.29	41,452.52	56,836.88	
Net Profit for the period (before Tax, Exceptional and /or Extraordinary items) Net Profit for the period before tax	521.89	508.80	511.58	1,785.59	2,475.19	3,206.02	645.09	493.72	508.66	1,909.66	2,477.21	3,217.07	
(after Exceptional and /or Extraordinary items) Net Profit for the period after tax	521.89	508.80	511.58	1,785.59	2,475.19	3,206.02	645.09	493.72	508.66	1,909.66	2,477.21	3,217.07	
(after Exceptional and/or Extraordinary items) Total Comprehensive Income for the period [Comprising Profit for the period (after tax) and	369.16	376.08	363.33	1,307.69	1,827.44	2,374.69	492.36	361.00	360.41	1,431.76	1,829.46	2,385.74	
Other Comprehensive Income (after tax)] Equity Share Capital (Paid-up) Reserves (excluding Revaluation Reserve) as shown	365.41 1,100.40	372.33 1,100.40	360.73 1,100.40	1,296.44 1,100.40	1,819.64 1,100.40	2,361.19 1,100.40	509.50 1,100.40	372.00 1,100.40	353.62 1,100.40	1,445.15 1,100.40	1,820.13 1,100.40	2,371.18 1,100.40	
in the Audited Balance Sheet of the previous year Earnings Per Share (Rs. 2/- each) (for continuing and discontinued operations) -						15,167.97						15,126.14	
a)Basic	0.67	0.68	0.66	2.38	3.32	4.32	0.89	0.66	0.66	2.60	3.33	4.34	

Notes: The above is the extract of the detailed format of the Unaudited Financial Results for the Quarter & Nine Months ended 31st December, 2022 filed with the BSE Ltd under Regulation 33 of SEBI (Listing Obligation and Disclosure Requirements) Regulations, 2015 which have been reviewed by the Audit Committee and approved by the Board of Directors at their meeting held on 10th February, 2023. 2 The full format of above extract of the Unaudited Financial Results, together with the Limited Review Report of the Statutory Auditors are being filed separately with Stock Exchange. These documents are being made available on Company's website: www.amines.com and

3.32

4.32

0.89

0.66

0.66

2.60

2.38

0.66


Hemant Kumar Ruia Chairman & Managing Director

For AMINES & PLASTICIZERS LIMITED

3.33

4.34

financialexp.er



I look at every side before taking a side. Inform your opinion with insightful perspectives. ♦ The Indian EXPRESS

FCS No.: 3606

ড° কুলধৰ শইকীয়াই উন্মোচন কৰিলে ই-আলোচনী 'জ্ঞানম'

শিশুৰ অনুসন্ধিৎসু গুণক গুৰুত্ব দিলেহে মানসিক আৰু বৌদ্ধিক বিকাশ সাধন সম্ভৱ ঃ কুলধৰ শইকীয়া



দৈনন্দিন বাৰ্তাৰ সেৱা, উত্তৰ গুৱাহাটী, ১১ ফেব্ৰুৱাৰী ঃ সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত আৰু শৈক্ষিক গোট 'জ্ঞানম' কামৰূপৰ সহযোগত আজি সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই উন্মোচন কৰিলে ই-আলোচনী 'জ্ঞানম'ৰ ৩য় বছৰৰ ২য় সংখ্যা আৰু 'অভিধানৰ চৰ্চা আৰু ইয়াৰ প্ৰয়োগ' সম্পৰ্কীয় এক কৰ্মশালাৰ। শইকীয়াই কয় যে শিশুৰ অনুসন্ধিৎসু গুণক গুৰুত্ব দিলেহে শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশ সাধন হ'ব। শিক্ষক-শিক্ষয়িত্রীসকলক ছাত্র-ছাত্রীসকলক প্ৰশ্ন সোধাত মনোনিৱেশ কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়। তেওঁ ক'ভিডকালীন সময়ত কামৰূপ জিলা শিক্ষা বিভাগ আৰু কিছুসংখ্যক সৃষ্টিশীল মনৰ নিষ্ঠাৱান শিক্ষকৰ দ্বাৰা ই-আলোচনী 'জ্ঞানম'ৰ প্ৰকাশ আৰু পৰৱৰ্তী সময়ত 'জ্ঞানম' শৈক্ষিক গোটে লোৱা বিভিন্ন শৈক্ষিক কাৰ্যক্ৰমৰ ভূয়সী প্ৰশংসা কৰে। উক্ত কৰ্মশালাত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ ভাষা আৰু ভাষা বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° ভাস্কৰ শৰ্মাই কৰ্মশালাখনৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি অভিধান চৰ্চাৰ ওপৰত বক্তব্য আগবঢ়ায়। তেওঁ ব্যাকৰণৰ লগত অভিধান জড়িত থকাৰ কথাটো বহু উদাহৰণেৰে প্ৰতিপন্ন কৰে। ভাষাক প্ৰযুক্তিৰ দিশত আগবঢ়াই নিয়াৰ

চেঙাৰ পাঠিমাৰীত লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ

দৈনন্দিন বাৰ্তাৰ সেৱা, নগৰবেৰা, ১১ ফব্ৰুৱাৰী ঃ ৰাজ্যৰ বিয়াগোম লোক নিৰ্মাণ বিভাগ কেনেদৰে চলিছে, খবৰ ৰাখিছে নে বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিভাগীয় মন্ত্ৰীয়ে। কিয়নো দক্ষিণ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত পাঠিমাৰীত অতি নিম্ন মানৰ সামগ্ৰীৰে লোক নিৰ্মাণ বিভাগৰ ৰাস্তাৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰি আমছুৰ নেতৃত্বত শ শ ছাত্ৰ-ছাত্ৰীয়ে ঠিকাদাৰ ফয়জাল হক আৰু আমিনুল ইছলাম নামৰ দুই ভাই ককাইৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জানিবলৈ দিয়া মতে ঠিকাদাৰ ফয়জাল হকে SOPD-G অধীনত কাৰাইখাইতী বজাৰৰ পৰা খামখেয়ালী বজাৰ হৈ পাঠিমাৰী বজাৰলৈ যোৱা পকী ৰাস্তাৰ কাম অতি লেহেমীয়া গতিৰ লগতে অতি নিম্ন মানৰ সামগ্ৰীৰে পকী ৰাস্তাৰ কাম কৰি ঠিকাৰ নামত লুগ্ঠন চলোৱাৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে। ৰাস্তা নিৰ্মাণ চলি থকাৰ সময়তে ৰাস্তাৰ মাজতে গজিছে ঘাঁহ আনকি নিৰ্মাণৰত ৰাস্তাৰ ব্লক টেপিং হাত বা ভৰিৰে মোহাৰি দিলেই বখলা-বখলে উঠি যায়। দুৰ্নীতি সম্পৰ্কে বিভাগীয় কৰ্তৃ পক্ষৰ লগতে। স্থানীয় বিধায়কক অৱগত কৰাৰ পিছতো বিধায়ক আশ্ৰাফল হুছেইনে নীৰৱতা অৱলম্বন কৰা ৰহস্যজনক বুলি ব্যক্ত কৰে। আনহাতে, বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ আমছুৰ। সেয়ে উপায়ান্তৰ হৈ ৰাস্তাৰ মাজতে আমছুৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে লোক নিৰ্মাণ বিভাগৰ লগতে ঠিকাদাৰৰূপী দুই ককাইৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। মখ্যমন্ত্ৰীৰ হাততে যিহেত লোক নিৰ্মাণ বিভাগ। নিয়োজিত সেয়েহে সংশ্লিষ্ট কামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে বিভাগীয়ভাৱে তদন্ত কৰি ঠিকাদাৰ দুজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনায়।

ক্ষেত্ৰত বিভিন্ন বিষয়ৰ অভিধান থকাটো যে জৰুৰী বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। উক্ত অনুষ্ঠানতে 'জ্ঞানম'ৰ আৰু 'অভিধানৰ চৰ্চা আৰু ইয়াৰ প্ৰয়োগ'ৰ ওপৰত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰবুী অধ্যাপক ড° তাৰিণী কান্ত হালৈয়েও বক্তব্য প্ৰদান কৰে। শৈক্ষিক গোট 'জ্ঞানম'ৰ সম্পাদক গিৰীন দাসে উদ্দেশ্য ব্যাখ্যা কৰা উক্ত অনুষ্ঠানত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই আদৰণী ভাষণত 'জ্ঞানম' গোটে লোৱা বিভিন্ন পদক্ষেপ সম্পর্কে বিস্তৃত ব্যাখ্যা কৰে। উক্ত কৰ্মশালা অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসুধন মেধি, শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীকে ধৰি কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় ২০০গৰাকী শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে।

▶জাতি, মাটি আৰু দেশৰ সেৱাত

১২ ফেব্ৰুৱাৰী, ২০২৩ ■ দেওবাৰ ■ ২৮ মাঘ, ১৯৪৪ শক

ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত মতবিনিময় অনুষ্ঠানত দেশৰ প্ৰসিদ্ধ সাংবাদিক, প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়া সদস্য প্ৰকাশ ডুবে

সত্য থকালৈকে সাংবাদিকতাৰ মান কেতিয়াও তললৈ যাব নোৱাৰে

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিব্ৰুগড, ১১ ফেব্ৰুৱাৰী ঃ সংবাদ সদায় সত্য ওপৰত প্ৰতিষ্ঠিত হ'ব লাগে। সত্য থকালৈকে সাংবাদিকতাৰ মান কেতিয়াও তললৈ যাব নোৱাৰে। সত্যই হৈছে সাংবাদিকতাৰ মূল ধৰ্ম। আজি এইদৰে কয় প্ৰসিদ্ধ সাংবাদিক, দেশৰ আগশাৰী সংবাদপত্ৰ দৈনিক ভাস্কৰৰ সম্পাদক তথা প্ৰেছ কাউন্সিলৰ সদস্য দেশৰ প্ৰসিদ্ধ সাংবাদিক প্ৰকাশ ডুবে। ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত কানৈ মহাবিদ্যালয়ৰ আই চি জি চিৰ সহযোগত আয়োজিত মত-বিনিময় অনুষ্ঠানত অংশগ্রহণ কৰি সংবাদ-পত্ৰ আৰু বৈদ্যুতিন মাধ্যমৰ বহু গুৰুত্বপূৰ্ণ দিশ দাঙি ধৰি তেওঁ কয় যে দূৰদৰ্শন আৱিষ্কাৰ হোৱাৰ পিছত বহুতেই শংকা প্ৰকাশ কৰিছিল। ছপা মাধ্যমলৈ বিপদ আহিব, কিন্তু ইয়াৰ পিছত এটাৰ পাছত এটা নতুন টেলিভিছনৰ প্ৰৱেশ ঘটিল। শেহতীয়াকৈ ব্যক্তিগত খণ্ডৰ টেলিভিছনৰ উত্থানৰ লগতে ছ'চিয়েল মিডিয়ায়ো ব্যাপকতা লাভ কৰিছে। অৱশ্যে এতিয়াও ছপা মাধ্যমে নিজৰ গতিত চলি আছে। সকলোৰে নিজা নিজা বৈশিষ্ট্য আছে। গতিকে তেওঁলোকে স্বকীয় পথত আগবাঢ়িছে। এই

প্ৰসংগ উল্লেখ কৰি বিশিষ্ট সাংবাদিকজনে কয় যে পক্ষপাতমূলক কার্যই বহু সময়ত মর্যাদা হানি কৰিছে সংবাদ মাধ্যমক। কেৱল ছপা মাধ্যম বুলিয়েই নহয় বৈদ্যুতিন মাধ্যমৰ ক্ষেত্ৰত এনে ধৰণৰ বহু ঘটনা দেখিবলৈ পোৱা গৈছে। সম্প্ৰতি সংবাদ মাধ্যম এচাম নিষ্ঠাৱান মানুহে কাম কৰি আছে। সেই নিষ্ঠাৱান সাংবাদিকতা ব্ৰতী থকালৈকে ছপাই হওক বা বৈদ্যুতিনেই হওক কাৰোৰে বিপদ নহয়। সঠিকভাৱে আগবাঢ়ি যোৱালৈকে কোনো শংকা নাথাকিব। বিশিষ্ট সাংবাদিক ডুবেই আজি কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছত্ৰীসকলৰ সৈতে এক মনোগ্ৰাহী অন্তৰংগ আলাপতো মিলিত হয়। ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবৰ সভাপতি মনজিৎ বৰাই আঁত ধৰা কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগহত আয়োজিত অনষ্ঠানত সন্থাৰ সভাপতি বিপিন শৰ্মা, উপদেষ্টাদ্বয় ৰাজীৱ বৰগোহাঁই, মনোৰঞ্জন হাজৰিকা, কানৈ কলেজৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া, ইণ্ডিয়ান জার্নেলিষ্ট ইউনিয়নৰ সম্পাদক ৰাতুল বৰা, সাংবাদিক জিতু কলিতা, অমল নাথ, অধ্যাপক বিৰাজ দত্ত, অধ্যাপক ভাস্কৰ দাস



আদি উপস্থিত থাকে। বহত্তৰ ডিব্ৰুগড প্ৰেছ উন্মোচন কৰে দেশৰ আগশাৰী সাংবাদিক ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁয়ে আদৰণী ভাষণ প্ৰদান কৰি সভাত শলাগ জ্ঞাপন কৰে ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ যুটীয়া সম্পাদক মুক্তামণি হাজৰিকাই। আনহাতে, অনুষ্ঠানৰ মাজতে কানৈ মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী 'কানৈয়ান' মহাবিদ্যালয়ৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

প্ৰকাশ ডুবেয়ে। সাংবাদিকগৰাকীয়ে ছাত্ৰ-ছাত্ৰী, শিক্ষক, সাংবাদিকসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। সাংবাদিকজনক মহাবিদ্যালয় চৌহদত গায়ন-বায়নেৰে আদৰি নিয়া লগতে দুয়োটা সাংবাদিক সংগঠন আৰু কানৈ

প্ৰমোদ বড়োৰ ওপৰত হাগ্ৰামা মহিলাৰীয়ে অনা অভিযোগৰ প্ৰত্যুত্তৰ ইউপিপিএল দলৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, তামুলপুৰ, ১১ ফেব্ৰুৱাৰী ঃ বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত বিটিআৰপ্ৰধান প্ৰমোদ বড়োৰ ওপৰত অনা অভিযোগৰ উচিত প্ৰত্যুত্তৰ দিছে ইউ পি পি এল দলে। উল্লেখ্য যে হাগ্ৰামা মহিলাৰীয়ে কালি সংবাদ মাধ্যমৰ আগত বিপিএফ নেতা তথা প্রাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ বাসগৃহত প্ৰমোদ বড়োৱে আৰক্ষীৰ হতুৱাই অস্ত্ৰ ৰখা বুলি এক অভিযোগ উত্থাপন কৰিছিল। আজি তামুলপুৰত ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ইউপিপিএল দলৰ মুখপাত্ৰ মুজিব আলী আহমেদে। সংবাদ মাধ্যমৰ আগত ইউপিপিএল নেতা মুজিব আলী আহমেদে কয় -বিটিআৰ প্ৰধান তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো এজন নিঃস্বাৰ্থ তথা শান্তিপ্ৰিয় জননেতা। তেওঁৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰীয়ে অনা অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। যিহেতু বিপিএফ দল বৰ্তমান ৰাজনৈতিকভাৱে নিঃচিহ্ন হৈ গৈছেষ সেই বাবে হাগ্ৰামা মহিলাৰীয়ে দলৰ

লাহৰীঘাটৰ টেঙাগুৰি সমবায় সমিতিৰ এজেণ্ট সন্থাৰ সংবাদ মেল

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাঁও, ১১ ফেব্ৰুৱাৰী ঃ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ টেঙাগুৰি সমবায় সমিতি দৈনন্দিন বাৰ্তাৰ সেৱা, তামাৰহাট, ১১ ফেব্ৰুৱাৰী ঃ গছৰ কুণ্ডাবোৰ দিনৰ পোহৰতে বনাঞ্চলখনৰ পৰা ই-অচলাৱস্থা।সমবায়ৰ সম্পাদক আৰু এজেণ্ট সন্থাৰ মাজত কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বনাঞ্চলৰ লালমাটিত ৰিক্সাৰে পশ্চিমবংগলৈ লৈ গৈ আছিল। উক্ত খবৰ লাভ সংঘাত। সমবায়তেই জমা আছে জানুৱাৰী মাহৰ হিতাধিকাৰীৰ চাউল। আৰ্থিক দূৰৱস্থাৰ বাবে টেঙাগুৰি সমবায় সমিতিৰ সম্পাদক চুলেমান আলীয়ে জানুৱাৰী মাহৰ চাউল বিতৰণ নকৰি সমবায়ৰ গুদামত জমা ৰাখে। ইয়াৰ উপৰি ফেব্ৰুৱাৰী মাহৰ চাউল উঠাব নোৱাৰে বুলি মৰিগাঁও জিলা খাদ্য আৰু অসামৰিক বিভাগৰ অতিৰিক্ত সঞ্চালকক লিখিতভাৱে জনায়। তাৰ পিছত অতিৰিক্ত সঞ্চালকে চাউল বিতৰণ আৰু উঠোৱাৰ দায়িত্ব দিয়াৰ যো-জা চলোৱাৰ সময়তেই পুনৰ সম্পাদকে দায়িত্ব চমজি লোৱাৰ আবেদন কৰে। ইয়াকে লৈ এজেণ্ট সন্থা আৰু সম্পাদকৰ মাজত সংঘাতৰ সৃষ্টি হয়। এই সন্দৰ্ভত টেঙাগুৰি সমবায়ৰ এজেণ্ট সন্থাৰ সভাপতি আৰু সম্পাদকে সংবাদ মেল সম্বোধন কৰে।



কৰ্মীসকলক কিছুমান আভুৱা-ভাঁৰা কথা কৈ হ'লেও দলটো চলাই নিবলৈ এইবোৰ কথা কৈছে। ভৱিষ্যতে ৰাজনৈতিকভাৱে হ'লেও এনে ধৰণৰ অযুক্তিসংগত তথা অপ্ৰাসংগিক কথা নক'বলৈ হাগ্ৰামা মহিলাৰীক আহ্বান জনোৱাৰ লগতে বিটিআৰ তথা সমগ্ৰ অসমবাসীৰ প্ৰমোদ বড়োৰ ওপৰত বিশ্বাস আছে বুলি মুজিব আলী আহমেদে মন্তব্য কৰে। তেওঁ পুনৰ কয় যে- হিতেশ বসুমতাৰী দিবলৈ দাবী জনাব।

যেতিয়া বিপিএফ দলত নাছিল তেতিয়া হাগ্রামা মহিলাৰীয়ে নিজেই কৈছিল যে হিতেশ বসুমতাৰীৰ লগত ট্ৰাংক ভৰ্তি অস্ত্ৰ আছে। গতিকে হিতেশ বসমতাৰী তেওঁৰ দললৈ প্ৰত্যাৱৰ্তন কৰাৰ পিছত এইসমূহ অস্তু ক'ত গ'ল বুলিও প্ৰশ উত্থাপন কৰে আৰু হাগ্ৰামা মহিলাৰীয়ে এয়া ৰাজহুৱা কৰিব লাগে বুলিও আহ্বান জনায় মুজিব আলী আহমেদে। ইপিনে যুৱ ইউপিপিএল নেতা ৰমিত স্বৰ্গীয়াৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনত ইউপিপিএল দলে কোকৰাঝাৰ লোকসভা সমষ্টিৰ লগতে নতুনকৈ গঠন হ'বলগীয়া ওদালগুৰি লোকসভা সমষ্টিতো ইউপিপিএল দলে প্রার্থিত্ব আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য কৰে। ইয়াৰ লগতে যুৱ ইউপিপিএল নেতাগৰাকীয়ে কয় দলীয়ভাৱে তেওঁলোকে দুয়োটা সমষ্টিত প্রার্থিত্ব

লালমাটিত বন বিভাগৰ অভিযান

দুখনকৈ ই-ৰিক্সাসহ প্ৰচুৰ পৰিমাণৰ কুমলীয়া শাল গছৰ কুণ্ডা জব্দ

আজি বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ শাল কাঠৰ কুণ্ডাৰ লগতে দুখনকৈ ই-ৰিক্সা জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, এটা কাঠ মাফিয়া চক্ৰই বহুত দিনৰ পৰাই কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বনাঞ্চলত দিনে-নিশাই অন্যান্য মূল্যবান গছ-গছনিৰ লগতে অপৈনত শাল গছ বোৰ কাটি বনাঞ্চল ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে। ইপিনে চক্ৰটোৱে উক্ত মূল্যৱান কাঠ আৰু অপৈনত শাল গছৰ কুণ্ডাবোৰ দুচকীয়া, তিনি চকীয়া আৰু চাৰিচকীয়া বাহনেৰে চবৰীয়া ৰাজ্য পশ্চিমবংগৰ বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰি ৰমৰমীয়া ব্যাৱসায় চলাই আছে। অন্যান্য দিনৰ দৰে আজিও উক্ত কাঠ মাফিয়া চক্ৰটোৰ এটা দলে গছ কাটি

কৰি জিলাখনৰ বাশবাৰীস্থিত ৰূপসী বন বিভাগৰ এটা দলে বনাঞ্চলখনৰ লালমাটিত অভিযান চলায়।বন বিভাগৰ অভিযানৰ উমান পাই কাঠ সৰবৰাহকাৰীৰ দলটো পলাই যায়। পিছত বন বিভাগৰ দলটোৱে দখন ই-ৰিক্সাৰ লগতে প্ৰচৰ পৰিমাণৰ শাল গছৰ কণ্ডা জব্দ কৰি বন বিভাগৰ कार्यालयरेल निरय । मन किनवलशीया कथा रय পৰ্বতঝোৰা বনাঞ্চলখনৰ কাষতে খৰখৰি ফৰেষ্ট বীট অফিচ আৰু পাষ্টিবাৰী ফৰেষ্ট বীট অফিচ দুটাত কৰ্মৰত বনকৰ্মী থকাৰ পিছতো চোৰাং কাঠ বেপাৰী চক্ৰই দিনে-নিশাই কেনেকৈ বন ধ্বংস কাৰ্য অব্যাহত ৰাখিছে ইয়াকে লৈ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।

নলবাৰীৰ মৰোৱাৰ প্ৰবীণ শিল্পী অকণ বৈশ্যৰ মৃত্যু

বহুবাৰ আৱেদন কৰিও নাপালে শিল্পী পেন্সন

দৈনন্দিন বাৰ্তাৰ সেৱা, পশ্চিম নলবাৰী, ১১ ফেব্ৰুৱাৰীঃ নলবাৰী জিলাৰ মৰোৱা গাঁও নিৱাসী প্ৰবীণ শিল্পী অকণ বৈশ্যৰ কালি (শুকুৰবাৰে) মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ। তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মৰোৱা (হাজাৰা চুপা) শিল্পীগৰাকী বহু দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত



চিকিৎসাধীন হৈ আছিল। অমায়িক ব্যৱহাৰৰ প্ৰয়াত অকণ বৈশ্য কণ্ঠশিল্পীৰ লগতে এগৰাকী বিশিষ্ট মেণ্ডোলিনবাদক আছিল। তেওঁ আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীত প্ৰায় দুই দশকৰো অধিক কাল বাদ্যযন্ত্ৰী হিচাপে কৰ্মৰত হৈ আছিল। তদুপৰি ২০০৫ চনৰ পৰা ভাৰত চৰকাৰৰ গীত-মাত বিভাগৰ অনিয়মীয়া শিল্পী হিচাপে কেইবা বছৰো জড়িত হৈ আছিল। অসম চৰকাৰৰ শিল্পী পেন্সনৰ বাবে কেইবাবাৰো আৱেদন কৰিও এই প্ৰবীণ শিল্পীগৰাকীয়ে নাপালে শিল্পী পেন্সন। শিল্পীগৰাকীৰ চিকিৎসাৰ নামত পৰিয়ালটো দিশহাৰা হৈ পৰিছে। উন্নত চিকিৎসা কৰিবলৈ প্ৰবীণ শিল্পীগৰাকীৰ ধনৰ অভাৱ হোৱাত মাত্ৰ কেইটামান দিন পূৰ্বে ঘৰলৈ অনা হৈছিল। মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে পত্নী, পুত্ৰ-জীয়ৰী সহিতে বহু আত্মীয়ক এৰি থৈ যায়।

ডিমৌ পৌৰ সভাৰ লেতেৰা জাবৰ দিৰৈ নদীত নিক্ষেপ, প্ৰতিক্ৰিয়া আছাৰ

দৈনন্দিন বাৰ্তাৰ বিশেষ সেৱা, ডিমৌ, ১১ ফ্ৰেব্ৰুৱাৰী ঃ ডিমৌ পৌৰ সভা এলেকাৰ পৰা উৎপন্ন হোৱা লেতেৰা জাৱৰ-জোঁথৰসমহ ডিমৌৰ কাষৰীয়া খৰাহাটৰ দিৰৈ নদীৰ কাষত পৌৰ সভাই নিক্ষেপ কৰাৰ ফলত দিৰৈ নদীৰ পানী প্ৰদূষিত হোৱাৰ গুৰুতৰ অভিযোগ কৰিছে আদিবাসী ছাত্ৰ সন্থাই। যোৱা কেইটা দিনত হোৱা বৰষুণৰ ফলত উক্ত জাবৰৰ পৰা উৎপন্ন গেলা লেতেৰাবোৰ দিৰৈ নদীত পৰিছে। যাৰ ফলত প্ৰদৃষিত হৈছে দিৰৈ নদীৰ পানীৰ লগতে বিস্তীৰ্ণ এলেকাত দুৰ্গন্ধময় হৈ পৰা বুলি অভিযোগ কৰিছে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি নৰেন তাঁতীয়ে। আজি নৰেন তাঁতীৰ লগতে আদিবাসী ছাত্ৰ সন্থাৰ কেইজনমান বিষয়ববীয়াই উক্ত স্থানত জাবৰ-জোঁথৰ পেলোৱাটো বন্ধ কৰি দিয়ে।

লামডিং ৰে'ল বিভাগৰ গুণ্ডাগিৰি নচলিব, ৰে'ল বিভাগ মুৰ্দাবাদ ধ্বনিৰে উত্তাল লামডিং স্টেচন



দৈনন্দিন বাৰ্তাৰ সেৱা, লামডিং, ১১ ফেব্ৰুৱাৰীঃ লামডিং ৰে'ল ষ্টেচনত উত্তপ্ত পৰিস্থিতি। লামডিং ৰে'ল ষ্টেচনত বিগত বহু বছৰ ধৰি প্ৰায় ৪০ৰ অধিক দোকান হঠাতে ছীল কৰি দিয়াক লৈ উত্তপ্ত পৰিস্থিতি। জানিব পৰা মতে ২০০৫ চনৰ ৰে'লৰ সৈতে চুক্তি লিজ সমাপ্ত হৈছে। তাৰ পিছত ৰে'ল বিভাগৰ পৰা লিজৰ বাবদ টকাৰ পৰিমাণ বঢ়াই দিয়াত দোকানীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ন্যায়ালয়ত ব্যবসায়ীসকলে পৰাজিত হোৱাত ৰে'ল বিভাগে হঠাৎ কোনো অগ্ৰিম জাননী নিদিয়াকৈ দোকানসমূহ ছীল কৰি দিয়ে। ব্যৱসায়ীসকলে ৰে'ল বিভাগৰ এই সিদ্ধান্ত গ্ৰহণত ক্ষুদ্ধ হৈ ব্যৱসায়ীসকলে ৰে'ল বিভাগৰ এই সিদ্ধান্তক নামানো বুলি কয়। লামডিং ৰে'লৱে মাণ্ডলিক প্ৰবন্ধক মুৰ্দাবাদ, এসপ্তাহৰ সময় নিদিলে, ডাঙৰ ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠানক লাখ লাখ টকাত দোকানসমূহ গতাই দিয়াৰ অভিযোগ ষ্টেচনত থকা দোকানীসকলৰ। ৰে'ল বিভাগ মুৰ্দাবাদ, ৰে'ল বিভাগৰ গুণ্ডাগিৰি নচলিব, ৰে'ল বিভাগ হায় হায় ধ্বনিৰে উত্তাল প্ৰতিবাদ। ৰে'ল বিভাগৰ কৰ্মচাৰী আৰু ৰে'ল আৰক্ষীক লগত লৈ লামডিং ৰে'ল ষ্টেচনৰ প্ৰায় ৪০খন দোকানত ছীল কৰিলে। ৰে'ল বিভাগে ডাঙৰ ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠানক গতাই দিয়াৰ পৰিকল্পনা অভিযোগ লামডিং ষ্টেচনৰ দোকানী আৰু ভেণ্ডৰৰ। লামডিং

ৰে'ল স্টেচনৰ প্ৰায় ৩০০ৰ অধিক ভেণ্ডৰ এই দোকানৰ লগত জডিত।

তেওঁলোকৰ উপাৰ্জনৰ পথ এটাই, এই উপাৰ্জনৰ টকা দি তেওঁলোকৰ পৰিয়ালক

যেনেতেনে পোহপাল দি আহিছে যদিও আজি তেওঁলোক দিশহাৰা হৈ পৰিছে। আগন্তুক দিনত ৰে'ল বিভাগে তেওঁলোকৰ দাবীসমূহ মানি নল'লে ৰে'ল পথ বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে।

তাৰিখঃ ফেব্ৰুৱাৰী ১০, ২০২৩

Premitte

136, Maniram Dewan Road, Chandmari, Guwahati - 781 003 Ph.0361-2660192 Fax- 0361-2661787, E-mail: info@premiercryogenics.com Website: PREMIER CRYOGENICS LTD. EXTRACT OF UNAUDITED STANDALONE & CONSOLIDATED FINANCIAL RESULTS FOR THE QUARTER AND NINE MONTHS ENDED 31ST DECEMBER, 2022 Particulars 31-12-22 | 30-09-22 | 31-12-21 31-03-22 31-03-22 31-03-22 31-03-22 31-03-22 31-03-22 31-12-22 | 31-12-21 (Audited) (Audited) (Audited) (Audited) (Audited) Total Income from operations 7037 1861 1603 1709 5123 9524 1861 1603 1709 5123 Net Profit / (Loss) for the period (before tax exceptional and/or extraordinary item: 588 2175 . Net Profit / (Loss) for the period before tax (after exceptional and/or extraordinary items) 1857 303 459 1362 303 458 239 934 1639 934 . Total Comprehensive Income for the period [comprising Profit/(Loss) for the period (after tax) 303 459 239 934 1362 1639 303 458 239 934 1361 1639 492 492 492 492 492 492 492 Paid up Equity share capital (Face Value Rs.10/- per shar Reserves (excluding Revaluation Reserves 7065 9.31 4.86 18.98 27.66 33.28 9.33 4.86 18.98 6.16 27.68 6.16 . Earnings per share (of Rs.10/- each) Basic & diluted 33.28

The Company's wholly owned subsidiary is not in active operation and hence there is no difference between the consolidated and standalone total incomeduring the period The financial results have been subjected to Limited Review by the Statutory Auditors

The above results were reviewed by Audit Committee and taken on record by Board at their meeting on 11/02/2023.

The above is an extract of the detailed format of Quarterly Financial Results filed with the Stock Exchange under Regulation 33 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015. The full format of the Quarter Financial Results is available on the Stock Exchange website (www.cse-india.com) and on the Company's website (www.premiercryogenics.com). For PREMIER CRYOGENICS LTD Date: 11/02/2023

এমিনেছ & প্লাস্টিছাইজার্ছ লিমিটেড

পঞ্জীয়ন কাৰ্যালয়ৰ ঠিকনা ঃ টি-১১, তৃতীয় মহলা গ্ৰেণ্ড প্লাজা, পণ্টনবজাৰ, জিএছ ৰোড, গুৱাহাটী-৭৮১০০৮, অসম ক'পৰেট কাৰ্যালয়ৰ ঠিকনা ঃ 'ডি' বিভিং, শিৱসাগৰ ইষ্টেট, ষষ্ঠ মহলা, ড' এমি বেছাণ্ট ৰোড, উৰ্লি, মুসাই- ৪০০ ০১৮ চি আই এন ঃ এল ২৪২২৯ এএছ ১৯৭৩ পি এল চি ০০১৪৪৬।। ই-মেইল ঃ legal@amines.com।। বেকাইট ঃ https://www.amines.com।। ফোন ঃ ০২২ ৬২২১১০০০।। ফেল ঃ ০২২ ২৪৯৩৮১৬২

		৩১ ডিচে	ন্দ্ৰৰ, ২০২২ত সমাপ্ত	ত্ৰেমাসিক আৰু ৯মাহৰ	ৰ স্টেণ্ডালোন আৰু কনচৰি	নডেটেড আন-অডিটেড বি	বৈতীয় ফলাফলসমূহৰ বিৱৰ	শ			(টকা লাখৰ	হিচাপত ই পি এছৰ বাহিয়ে		
			ক্টে	গলোন			কনচলিডেটেড							
	হ্রৈমাসিক সমাপ্তি			৯ মাহ	৯ মাহৰ সমাপ্তি বাৰ্ষিক সমাপ্তি			ভ্রৈমাসিক সমাপ্তি			৯ মাহৰ সমাপ্তি			
বিষয়বস্তু	৩১ ডিচেম্বৰ-২০২২	৩০ ছেপ্টেম্বৰ-২০২২	৩১ ডিচেম্বৰ-২০২১	৩১ ডিচেম্বৰ-২০২২	৩১ ডিচেম্বৰ-২০২১	৩১ মার্চ-২০২২	৩১ ডিচেম্বৰ-২০২২	৩০ ছেপ্টেম্বৰ-২০২২	৩১ ডিচেম্বৰ-২০২১	৩১ ডিচেম্বৰ-২০২২	৩১ ডিচেম্বৰ-২০২১	৩১ মার্চ-২০২২		
	আনঅভিটেড	আন অভিটেড	আনঅডিটেড	আনঅভিটেড	আনঅভিটেড	অডিটেড	আনঅভিটেড	আন অডিটেড	আনঅভিটেড	আনঅভিটেড	আনঅভিটেড	অভিটেড		
লেনদেনৰ পৰা মুঠ আয় উক্ত সময়ৰ মুঠ লাভ (কৰৰ পূৰ্বে, এক্সেপচনেল আৰু/ বা একট্টা অৰ্ডিনেৰী আইটেমছ)	১৫,৯০৫.৭২	১৩,১৫২.৩৭	১৪,৩৮৬.০২	82,800.03	85,800.55	৫৬,৮০৮	\$6,\$65.68	১৩,১৫৬.১৩	\$8,085.68	80,২১8.২৯	8\$,8@\$.@\$	৫৬,৮৩৬.৩৮		
উক্ত সময়ৰ মুঠ লাভ কৰৰ পূৰ্বে (পিছত এক্সেপচনেল আৰু/ বা এক্স্ট্ৰা অৰ্ডিনেৰী আইটেমছ)	@\\.\\\\\\\\\\\\\\\\\\\\\\\\\\\\\\\\\\	&04.40	&\$\$.&\$	১,৭৮৫.৫৯	২,৪৭৫.১৯	৩,২০৬.০২	৬৪৫.০৯	৪৯৩.৭২	৫০৮.৬৬	5,808.66	২,৪৭৭.২১	৩,২১৭.০৭		
উক্ত সময়ৰ মুঠ লাভ কৰৰ পিছত (পিছত এক্সেপচনেল আৰু/ বা এক্স্ট্য অৰ্ডিনেৰী আইটেমছ)	@\.\b	604.40	৫১১.৫৮	১,৭৮৫.৫৯	২,৪৭৫.১৯	৩,২০৬.০২	৬৪৫.০৯	৪৯৩.৭২	৫০৮.৬৬	১,৯০৯.৬৬	২,899.২১	৩,২১৭.০৭		
উক্ত সময়ৰ মুঠ সামগ্ৰিক আয় (লাভসহ উক্ত সময়ৰ কাৰণে (কৰৰ পিছত) আৰু অন্যান্য সামগ্ৰিক আয়) কৰৰ পিছত))	৩৬৯.১৬	৩৭৬.০৮	৩৬৩.৩৩	১,৩০৭.৬৯	১,৮২৭.৬৪	২,৩৭৪.৬৯	৪৯২.৩৬	৩৬১.০০	৩৬০.৪১	১,৪৩১.৭৬	১,৮২৯.৪৬	২,৩৮৫.৭৪		
ইকুইটি শ্বেয়াৰ কেপিটেল (পেইড আপ)	৩৬৫.৪১	৩৭২.৩৩	৩৬০.৭৩	১,২৯৬.৪৪	১,৮১৯.৬৪	২,৩৬১.১৯	৫০৯.৫০	৩৭২.০০	৩৫৩.৬২	5,886.56	১,৮২০.১৩	২,৩৭১.১৮		
সংৰক্ষণসমূহ (সংৰক্ষিত পুনৰ মূল্যায়নৰ বাহিৰে) পূৰ্বৰ বৰ্ষৰ অভিট বেলেন্সচিটত উল্লেখ থকা ধৰণে	\$,\$00.80	\$,\$00.80	\$,\$00.80	\$,\$00.80	\$,\$00.80	\$,\$00.80	\$,\$00.80	\$,\$00.80	\$,\$00.80	\$,\$00.80	\$,\$00.80	\$,\$00.80		
ভট্ৰেম বৰ্ষণ বৰ্ষা: প্ৰতিটো শ্বেয়াৰৰ আয় (২ টকা প্ৰতিটো) (ধাৰাবাহিক আৰু অধাৰাবাহিক <i>লেনদে</i> নৰ												১৫,১২৬.১৪		
বাবে) ক) বেচিক	0.89	0.97	0.66	২.৩৮	৩.৩২	8.৩২	0.88	০.৬৬	০.৬৬	২.৬০	೨.೨೨	8.98		
খ) ডাইলোডেট	0.69	0.68	০.৬৬	২.৩৮	৩.৩২	8.৩২	0.58	০.৬৬	০.৬৬	২.৬০	೨.೨೨	8.08		

s) উপৰোক্ত তথ্যসমূহ ছেবি (লিঙ্কিং অব্লিগোচন এণ্ড ডিছ্কুজাৰ ৰিকুবায়াৰমেনছ) ৰেণ্ডলেছনছ ২০১৫ৰ ৰেণ্ডলেচন ৩০ৰ অধীনত যোৱা ১০ ফেব্ৰুৱাৰী ২০২৩ত অনুষ্ঠিত হোৱা সঞ্চালক মণ্ডলীৰ বৈঠকত অনুমোদন জনোৱা আৰু অভিট কমিটীৰ দ্বাৰা পুনৰীক্ষন কৰাৰ পিছত ৩১ ডিচেম্বৰ, ২০২২ তাৰিখে সমাপ্ত ক্ৰেমাপিক আৰু ৯ মাহৰ আন-অভিটেড বিত্তীয়

এমিনেছ এণ্ড প্লাষ্টিচাইজাৰ্ছ লিমিটেডৰ হৈ স্বা/- হেমন্ত কুমাৰ ৰুইয়া অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ডিআইএন ঃ ০০০২৯৪১০